

Total number of printed pages-11

3 (Sem-1/CBCS) CHE HG/RC.1

2020

(Held in 2021)

## CHEMISTRY

(Honours Generic/Regular)

Paper : CHE-HG/RC-1016

(Atomic Structure Bonding, General  
Organic Chemistry and Aliphatic  
Hydrocarbons)

Full Marks : 60

Time : Three hours

The figures in the margin indicate  
full marks for the questions.

Answer either in English or in Assamese

1. Answer the following questions :  $1 \times 7 = 7$

তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া :

(a) What is racemic mixture ?

ৰেছিমিয় মিশ্রণ কি ?



Contd.

- (d) Explain why meso compounds are not optically active.

মেছ' যৌগসমূহ কিয় আলোকসক্রিয় নহয়?

- (e) Write down the R/S configurations of the following compounds :

তলৰ যৌগসমূহৰ R/S নামকৰণ লিখা :



3. Answer **any three** of the following  
questions :  $5 \times 3 = 15$


তলৰ যিকোনো তিনিটাৰ উত্তৰ লিখা :

- (a) (i) State Markovnikov rule and explain with example. 2

মাৰ্কনিকভৰ নীতি লিখি উদাহৰণ সহকাৰে ব্যাখ্যা কৰা।

- (ii) Write down the mechanism of the following reaction : 3

তলৰ বিক্রিয়াটোৱ ক্ৰিয়াবিধি লিখা :



- (b) Derive Born-Lande equation to find lattice energy of an ionic solid.

আয়নীয় যৌগ এটাৰ লেটিছ শক্তি নিৰ্ণয় কৰিবলৈ বৰ্ণন্দ সমীকৰণটো উলিওৱা।

- (c) Draw the Newman projection conformers of n-butane? Write about their stabilities.

n- বিউটেনৰ নিউমেন প্ৰক্ষেপণ অনুৰূপ কেইটা আৰু তাৰ সুস্থিবতা সম্পর্কে লিখা।

- (d) (i) Write down Corey-House reaction for the synthesis of higher alkane ? 2

উচ্চ আণৱিক ভৰৰ এলকেন প্ৰস্তুত কৰিবলৈ ক'ৰে-হাউছ সমীকৰণটো লিখা।

- (ii) What is carbanion? Explain the stability of the 1°-, 2°- and 3°- carbanion ? 1+2=3

কাৰ্বেনাইন কি? 1°-, 2°- আৰু 3°- কাৰ্বেনাইনৰ সুস্থিবতা ব্যাখ্যা কৰা।

- (e) (i) Account for the fact that  $BF_3$  is non-polar ? 2

$BF_3$  যৌগটো অধুৰীয়। ব্যাখ্যা কৰা।

- (ii) Explain the shape of  $ClF_3$  molecule on the basis of VSEPR theory.

3

VSEPR সূত্রের সহায়ত পদ্ধতি মেটালিক আকার নির্ণয় করা।

4. Answer **any three** of the following questions:

$$10 \times 3 = 30$$

তলো যিকোনো তিনিটি প্রশ্নের উত্তর দিয়া :

- (a) (i) Write two differences between inductive effect and mesometric effect.

2

আগমনি ফল আৰু সংস্পৰ্শ ফলৰ মাজত থকা দুটা পার্থক্য লিখা।

- (ii) How will you convert acetylene into acetic acid?

2

এছিটাইলিনৰ পৰা এছিটিক এছিডিক কেনেকৈ পৰিবৰ্তন কৰিবা ?

- (iii) What product will be obtained when propene undergoes hydroboration-oxidation reaction? Explain.

3

প্ৰ'পিনক হাইড্ৰোবৰেছন-জাৰণ বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব? ব্যাখ্যা কৰা।

- (iv) State and explain Saytzeff rule with appropriate example.

3

উপযুক্ত উদাহৰণসহ ছেইটজেফৰ নীতিটো লিখ ব্যাখ্যা কৰা।

- (b) Write about the following:  $2.5 \times 4 = 10$

তলত দিয়াসমূহ বৰ্ণনা কৰা :

- (i) Electromeric effect.

ইলেক্ট্ৰোমাৰিক প্ৰভাৱ

- (ii) Electrophilic addition of bromine ( $Br_2$ ) to ethylene

ইথাইলিনত  $Br_2$  ৰ যোগায়ুক বিক্ৰিয়া

- (iii) Why is acetylene more acidic than ethane?

ইথিনতকে এছিটাইলিন বেছি আম্লিক কৰিয় ?

- (iv) Kolbe's reaction of preparation of alkane

এলকেন প্ৰস্তুতিতে কল্পে'ৰ বিদ্যুৎ বিশ্লেষ্য পদ্ধতি

- (c) (i) An organic compound  $X(C_4H_6)$  reacts with two molecules of hydrogen. It reacts with ammoniacal silver nitrate to form white precipitate. On treatment with dilute sulphuric acid, in presence of mercury sulphate, it forms a ketone  $Y(C_4H_8O)$ . Write the reactions involved and identify  $X$  and  $Y$ . 4

এটা জৈরিক যোগ,  $X(C_4H_6)$  দুটা হাইড্রজেন অণুর লগত বিক্রিয়া করে। ই এম নিয়াযুক্ত ছিলভাবে নাইট্রোর লগত বিক্রিয়া করি বগা অধঃক্ষেপ সৃষ্টি করে।  $HgSO_4$  র উপস্থিতি  $H_2SO_4$  র লগত বিক্রিয়া করি  $X$  যে কিট'ন গঠন করে।  $Y(C_4H_8O)$  বিক্রিয়াসমূহ লিখি  $X$  আৰু  $Y$  চিনাক্ত কৰা।

- (ii) Which one of the following is more polar and why? 2  
 $SO_2$ ,  $CO_2$

$SO_2$  আৰু  $CO_2$  র ভিতৰত কোনটো বেছি ধূৱীয় ?

- (iii)  $AlCl_3$  is a covalent compound in solid state but is ionic in aqueous solution. Explain. 2

কঠিন অৱস্থাত  $AlCl_3$  এটা সহযোজী যোগ, কিন্তু জলীয় দ্রবত আয়নীয়। ব্যাখ্যা কৰা।

- (iv) How many radial and angular nodes will be there for  $3p$  and  $3d$  orbital ? 2

$3p$  আৰু  $3d$  অৰবিটেলত কিমানটা ৰেডিয়েল আৰু কৌণিক ন'ড আছে?

- (d) (i) Find the frequency and wave number of first line in the Balmer series of H-atom spectrum. 3

হাইড্রজেন বেস্বাৰ্গালীৰ বামাৰ শ্ৰেণীৰ প্ৰথম ৰেগাৰ কম্পনাংক আৰু তৰংগসংখ্যা উলিওৱা।

- (ii) Discuss the utility of Born-Haber cycle. 3

বৰ্ন-হেবাৰ চাইক'লৰ উপযোগিতা আলোচনা কৰা।

- (iii) What is meant by polarising power and polarizability ? 2


ধূৱন ক্ষমতা আৰু ধূৱনীয়তা মানে কি বুজা ?

- (iv) State the limitations of valence bond theory. 2

যোজ্যতা বাদনি সূত্রের সীমাবদ্ধতা লিখ।

- (e) (i) Identify the product and give a plausible mechanism : 3

বিক্রিয়াটোর বিক্রিয়াজাত পদার্থ নির্ণয় করা আৰু  
সম্ভাব্য ক্রিয়াবিধি লিখ :



- (ii) What happens when 1-bromopropane reacts with  $NaNH_2$  at  $130^\circ C$ ? 2

$130^\circ C$  উষ্ণতাত 1- ব্ৰ'ম'পেনে  $NaNH_2$  ৰ  
লগত বিক্রিয়া কৰিলে কি হ'ব?

- (iii) State and explain Heisenberg's uncertainty principle. 2

হাইজেনবার্গৰ অনিশ্চয়তাৰ সূত্র লিখি ব্যাখ্যা কৰা।

- (iv) An electron is present in  $4f$ -subshell. Give the possible values of its four quantum numbers. Why are  $2d$  and  $3f$  orbitals not possible? 3

এটা ইলেক্ট্ৰন  $4f$  অৰবিটেলত থাকিলে সম্ভাৱনীয়  
চাৰিটা কোৱান্টাম সংখ্যা লিখ।  $2d$  আৰু  $3f$   
অৰবিটেল সম্ভৱ নহয় কিয়?